

# PM delivers keynote address at High-Level Segment of ECOSOC

July 17, 2020

---

## ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ উচ্চস্তৰীয় অধিবেশনত প্ৰধানমন্ত্ৰীৰ মূল ভাষণ

জুলাই 17, 2020

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰসংঘৰ বহুপাক্ষিক সংস্কাৰৰ আহ্বান জনায়

আমাৰ 'চৰকাৰ সাথ, চৰকাৰ বিকাশ, চৰকাৰ বিশ্বাস' আদৰ্শটো বহনক্ষম উন্নয়নৰ লক্ষ্যৰ সকলোকে একেলগে লৈ মূল নীতিৰ সৈতে অনুৰণিত: প্ৰধান মন্ত্ৰী

উন্নয়নৰ পথত আগুৱাই যোৱাৰ লগে লগে আমি আমাৰ পৃথিৱীখনৰ প্ৰতি থকা কৰ্তব্যৰ কথা পাহৰা নাই: প্ৰধান মন্ত্ৰী

আমাৰ প্ৰাকৃতিক স্বাস্থ্য প্ৰণালীয়ে ভাৰতক কোভিডৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি আৰোগ্যৰ হাৰ লাভ কৰাত সহায় কৰিছে: প্ৰধান মন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 17 জুলাই 2020 তাৰিখে নিউয়ৰ্ক চহৰস্থিত ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিষদ(ই চি অ এছ চি অ)ৰ সভাত চলিত বৰ্ষৰ উচ্চ পৰ্যায়ৰ অধিবেশনত ভাৰ্চুৱেলি মূল ভাষণ আগবঢ়ায়।

2021-22 লৈকে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে যোৱা 17 জুনত ভাৰতৰ প্ৰতি বিপুল সমৰ্থনৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘৰ বৃহত্তৰ সদস্য দেশসমূহক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰলৈ ভাষণ আগবঢ়াইছিল।

এই বৰ্ষৰ উচ্চ পৰ্যায়ৰ অংশৰ বিষয়বস্তু হৈছে "ক'ভিড ১৯ৰ পৰৱৰ্তী সময়ত বহুপাক্ষিকতা: 75 সংখ্যক বৰ্ষপূৰ্তিত আমাক কেনেকুৱা ৰাষ্ট্ৰসংঘৰ প্ৰয়োজন"।

ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ 75 সংখ্যক বৰ্ষপূৰ্তিত উচ্চ পৰ্যায়ৰ ই চি অ এছ চি অক অধিবেশনৰ মূল বিষয়বস্তুৰ সৈতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ অগ্ৰাধিকাৰমূলক বিষয়বোৰ প্ৰতিফলিত হয়। প্ৰধানমন্ত্ৰীয়ে ক'ভিড-19ৰ পাছত বিশ্বত 'বহুপাক্ষিক সংস্কাৰ'ৰ ক্ষেত্ৰত ভাৰতৰ আহ্বানৰ কথা পুনৰ ব্যক্ত কৰে, যি সমসাময়িক বিশ্বৰ বাস্তৱতাক প্ৰতিফলিত কৰে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত বহনক্ষম উন্নয়নৰ লক্ষ্যকে ধৰি ই চি অ এছ চি অ আৰু ৰাষ্ট্ৰসংঘৰ উন্নয়নমূলক কামৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথাও স্মৰণ কৰে। তেওঁ উল্লেখ কৰে যে

‘চৰকাৰ সাথ, চৰকাৰ বিকাশ, চৰকাৰ বিশ্বাস’-ভাৰতৰ এই উন্নয়নমূলক আদৰ্শই কোনো লোককে পিছ পেলাই নাৰাখি বহনক্ষম উন্নয়নৰ লক্ষ্যৰে অগ্ৰসৰ হৈছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ এই বিশাল জনসংখ্যাৰ আৰ্থ-সামাজিক সূচকৰ উন্নতিৰ সাফল্যই বিশ্বত বহনক্ষম উন্নয়নৰ লক্ষ্যত উল্লেখযোগ্য প্ৰভাৱ পেলাইছে। প্ৰধানমন্ত্ৰীয়ে অন্যান্য উন্নয়নশীল দেশসমূহৰ বহনক্ষম উন্নয়নৰ লক্ষ্য পূৰণত ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা অৱগত কৰে।

তেওঁ “স্বচ্ছ ভাৰত অভিযানৰ” জৰিয়তে অনাময় ব্যৱস্থাৰ উন্নতি, নাৰী সবলীকৰণ, বিত্তীয় অন্তৰ্ভুক্তি নিশ্চিতকৰণ আৰু “সকলোৰে বাবে গৃহ” আৰু “আয়ুষ্সন্ধান ভাৰত” আঁচনিৰ দৰে জন কল্যাণকামী আঁচনিৰ জৰিয়তে আবাস আৰু স্বাস্থ্য সেৱা প্ৰদানৰ দৰে একাধিক উন্নয়নমূলক প্ৰচেষ্টা হাতত লোৱা হৈছে বুলিও ভাষণত সদৰি কৰে।

প্ৰধানমন্ত্ৰীয়ে পৰিৱেশগত স্থায়িত্ব আৰু জৈৱ-বৈচিত্ৰ্য সংৰক্ষণৰ বিষয়ত ভাৰতৰ দৃষ্টিভংগীৰ বিষয়ত আলোকপাত কৰে আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী আৰু দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনি গঢ়ি তোলাত ভাৰতে গ্ৰহণ কৰা অগ্ৰণী ভূমিকাৰ কথা স্মৰণ কৰে।

নিজৰ চুবুৰীয়া অঞ্চলক অগ্ৰাধিকাৰ দিয়াৰ প্ৰসংগত ভাৰতৰ ভূমিকাৰ সম্পৰ্কে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন দেশক ঔষধ যোগান নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু ভাৰতীয় ঔষধ প্ৰস্তুতকাৰী সংস্থাসমূহে আগবঢ়োৱা সহায় আৰু ছাৰ্কৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত এটা যৌথ কৌশলগত প্ৰতিক্ৰিয়া সমন্বিত কৰাৰ কথাও উল্লেখ কৰে।

২০১৬ চনৰ জানুৱাৰী মাহত ই চি অ এছ চি অ ৰ 70 সংখ্যক বৰ্ষপূৰ্তিৰ পাছত আজি দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰীয়ে ই চি অ এছ চি অ ত মূল ভাষণ আগবঢ়ায়।

**নতুন দিল্লী**

**জুলাই 17, 2020**

DISCLAIMER : This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release